

AMINES & PLASTICIZERS LIMITED

(ISO 9001:2008, ISO 14001:2004, OHSAS 18001:2007 CERTIFIED COMPANY)

November 13, 2021

To, **BSE Limited,**Phiroze Jeejeebhoy Towers,
Dalal Street, **Mumbai** – **400 001.**

Dear Sir/ Madam,

<u>Sub: Newspaper Advertisement – Publication of Unaudited Standalone and Consolidated Financial Results.</u>

Scrip Code: 506248

Pursuant to Regulation 47 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015, please find enclosed a copy of Unaudited Standalone and Consolidated financial results for the Quarter and Half Year ended 30.09.2021 published today i.e November 13, 2021 in Financial Express (English) and Dainandin Barta (Assamese) Newspapers.

Thanking you,
Yours faithfully,
For **AMINES & PLASTICIZERS LIMITED**

Ajay Puranik President (Legal) & Company Secretary FCS No.: 4288

Encl: As above.

SATURDAY, NOVEMBER 13, 2021

FINANCIAL EXPRESS

WWW.FINANCIALEXPRESS.COM

Aster DM Healthcare Limited

CIN: L85110KA2008PLC147259

Registered office: No.1785, Sarjapur Road, Sector -1, HSR Layout, Ward No.174, Agara Extension, Bangalore-560102, Karnataka, India. Tel: +91 484 6699999 Email:cs@asterdmhealthcare.com Website: www.asterdmhealthcare.com

STATEMENT OF UNAUDITED FINANCIAL RESULTS FOR THE QUARTER AND HALF YEAR ENDED SEPTEMBER 30, 2021

(Amount in INR crores except per share data)

	Consolidated						Standalone					
		Quarter ended	1	Half yea	ar ended	Year ended		Quarter ende	d	Half ye	ar ended	Year ended
Particulars	30-Sep-21	30-Jun-21	30-Sep-20	30-Sep-21	30-Sep-20	31-Mar-21	30-Sep-21	30-Jun-21	30-Sep-20	30-Sep-21	30-Sep-20	31-Mar-21
	(Unaudited)	(Unaudited)	(Unaudited)	(Unaudited)	(Unaudited)	(Audited)	(Unaudited)	(Unaudited)	(Unaudited)	(Unaudited)	(Unaudited)	(Audited)
Total income	2,513.45	2,379.63	2,250.71	4,893.08	4,004.40	8,658.40	291.92	259,52	170.23	551.44	305.63	768.17
Net profit/ (loss) before tax	135.20	70.49	52.57	205.69	(32.15)	205.05	15.39	(7.42)	(19.51)	7.97	(47.02)	(68.04)
Net profit' (loss) after tax	127.62	59.60	42,25	187.22	(46.34)	177.83	15.39	(7.42)	(19.50)	7.97	(47.02)	(68.78)
Total comprehensive income/ (loss)	126.35	79.04	40.95	205.39	(35.84)	128.12	15.39	(7.42)	(19.47)	7.97	(47.02)	(68.77)
Equity share capital	497.16	497.11	496.80	497.16	496.80	497.04	497.16	497.11	496.80	497.16	496.80	497.04
Other equity		-			9#	2,875.42	. 8 5	88	-	-	-	2,367.07
Earnings per share (Face value of INR 10 each)	Not Annualised	Annualised	Not Annualised	Annualised								
Basic	2.15	0.89	0.66	3.05	(1.01)	2.97	0.46	(0.15)	(0.40)	0.31	(0.95)	(1.38)
Diluted	2.15	0.89	0.66	3.04	(1.01)	2.97	0.46	(0.15)	(0.40)	0.31	(0.95)	(1.38)

The unaudited consolidated and standalone financial results of the Company for the quarter and half year ended September 30, 2021 have been reviewed by the Audit Committee on November 11, 2021 and approved by the Board of Directors at its meeting held on November 11, 2021.

The above is an extract of the detailed format of quarterly financial results filed with the Stock Exchanges under Regulation 33 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015. The full format of the Quarterly Financial Statements is made available on the Company's website at www.asterdmhealthcare.com/investors and Stock Exchange website at BSE https://www.bseindia.com/ and NSE https://www.nseindia.com/.

The Statement has been subjected to limited review by Deloitte Haskins & Sells, the statutory auditor of the Company. The review report of the auditor is unmodified.

For Aster DM Healthcare Limited Dr. Azad Moopen, Chairman and Managing Director DIN: 00159403

Place: Dubai Date: November 11, 2021

HBL POWER SYSTEMS LIMITED

CIN: L40109TG1986PLC006745 Regd. Off: 8-2-601, Road # 10, Banjara Hills, Hyderabad - 500 034.

Extract of Unaudited Financial Results (Standalone and Consolidated) for the Half Year Ended 30th September 2021

				STAND	ALONE		3			CONSO	LIDATED		
	2-4-1	Q	uarter endir	ng	Half yea	ar ended	Year ended	Q	uarter endin	g	Half yea	ar ended	Year ended
5.	Particulars	30-Sep-21	30-Jun-21	30-Sep-20	30-Sep-21	30-Sep-20	31-Mar-21	30-Sep-21 30-Jun-21		30-Sep-20	30-Sep-21	1 30-Sep-20	31-Mar-21
No.		(Unaudited)	(Unaudited)	(Unaudited)	(Unaudited)	(Unaudited)	(Audited)	(Unaudited)	(Unaudited)	(Unaudited)	(Unaudited)	(Unaudited)	(Audited)
1	Total Income from operations	27,869.62	22,218.99	25,490.46	50,088.61	37,446.73	90,894.59	28,301.96	23,051.15	25,842.33	51,353.11	37,903.53	91,203.86
2.	Net Profit / (Loss) for the period (before Tax and Exceptional items)	1,748.74	432.24	1,287.11	2,180.98	(166.86)	2,484.10	1,864.91	723.81	1,273.41	2,588.72	(177.74)	2,347.71
3.	Net Profit/(Loss) for the period before tax (after Exceptional items)	1,538.90	1,942.70	1,121.81	3,481.60	(332.16)	1,945.15	1,655.07	2,234.27	1,108.11	3,889.34	(343.04)	1,808.00
4.	Net Profit/(Loss) for the period after tax (after Extraordinary items)	1,379.28	1,714.78	897.73	3,094.06	(525.55)	1,457.96	1,488.07	2,060.27	857.30	3,548.34	(569.77)	1,238.47
5.	Total Comprehensive Income for the period [Comprising Profit/(Loss) for the period (after tax) and Other Comprehensive Income (after tax)]	1,340.86	1,676.35	838.01	3,017.21	(627.80)	1,311.98	1,472.56	2,000.59	845.58	3,473.15	(569.39)	1,231.00
6. 7. 8.	Equity share capital (Face Value Re 1/- each) Reserves (excluding Revaluation Reserves as shown in the Balance sheet for previous year) [I] Earnings Per Share (before extraordinary items) (of Re 1/- each) (not annualised):	2,771.95	2,771.95	2,771.95	2,771.95	2,771.95	2,771.95 75,508.45	2,771.95	2,771.95	2,771.95	2,771.95	2,771.95	2,771.95 74,515.09
	[a] Basic [b] Diluted [ii] Earnings Per Share (after extraordinary items) (of Re 1/- each) (not annualised):	0.48 0.48	0.60 0.60	0.30 0.30	1.09 1.09	(0.23) (0.23)	0.47 0.47	0.53 0.53	0.72 0.72	0.31 0.31	1.25 1.25	(0.21) (0.21)	0.44 0.44
	[a] Basic [b] Diluted	0.48 0.48	0.60 0.60	0.30 0.30	1.09 1.09	(0.23) (0.23)	0.47 0.47	0.53 0.53	0.72 0.72	0.31 0.31	1.25 1.25	(0.21) (0.21)	0.44 0.44

- 1. The above Standalone and Consolidated financial results were reviewed by the Audit Committee in its meeting held on November 12, 2021 and approved by the Board of Directors at the meeting held on November 12, 2021. Above meetings were held through audior - video conference.
- 2. EPS is calculated based on total comprehensive income which is attributable to equity shareholders.
- 3. The Consolidated financial statements of HBL include the financials of Torquedrive Technologies Private Limited (TTL) which is a 100% owned subsidiary and TTL Electric Fuel Private Limited (EFL) which is a 60% controlled step down subsidiary in addition to the wholly owned subsidiaries of HBLAmerica and HBL Germany.

Figures of the previous quarters / periods have been regrouped, wherever necessary. The results shall also be available on website of the Company: http://hbl.in/investors; BSE: www.bseindia.com and NSE: www.nseindia.com

For HBL Power Systems Ltd. Dr A J Prasad Chairman and Managing Director, DIN:00057275

By order of the Board

Place : Hyderabad Date: November 12, 2021



CIN: L24121MH1979PLC021360

Regd. & Corporate Office: Sai Hira, Survey No. 93, Mundhwa, Pune - 411 036. Website: www.dfpcl.com Investor Relations Contact: investorgrievance@dfpcl.com, Tel: +91-20-6645 8000

(Amounts in ₹ Lakhs unless otherwise stated)

		Consolidated						
Sr. No.	Particulars	Quarter Ended 30/09/2021	Six Months Ended 30/09/2021	Quarter Ended 30/09/2020				
		(Unaudited)	(Unaudited)	(Unaudited)				
1	Total income from operations (net)	179,301	369,511	140,419				
2	Net Profit / (Loss) for the period (before tax Exceptional and/or Extraordinary items)	13,489	32,530	11,205				
3	Net Profit / (Loss) for the period before tax (after Exceptional and/or Extraordinary items)	13,489	32,530	11,205				
4	Net Profit / (Loss) for the period after tax (after Exceptional and/or Extraordinary items)	9,333	22,396	8,055				
5	Total Comprehensive Income for the period [Comprising Profit/(Loss) for the period (after tax) and Other Comprehensive Income (after tax)]	10,250	23,375	7,805				
6	Equity Share Capital (Face value of ₹10/- per share)	10,815	10,815	8,928				
7	Reserves (excluding Revaluation Reserve) as shown in the Audited Balance Sheet of the previous year	- 1	259,991	/2				
8	Earnings Per Share (of ₹10/- each) (₹) (for continuing and discontinued operations) - Basic : Diluted :	8.40 8.16	20.76 20.10	8.65 8.30				

	THE ADDITIONAL INFORMATION ON STANDALONE FINANCIALS RESULTS IS AS BELOW:									
Sr.	Particulars	Quarter Ended 30/09/2021	Six Months Ended 30/09/2021	Quarter Ended 30/09/2020 (Unaudited)						
No.		(Unaudited)	(Unaudited)							
1	Total Income from Operations (Net)	52,917	120,407	45,570						
2	Net Profit / (loss) before Taxes	3,736	9,919	4,816						
3	Net Profit / (loss) after Taxes	2.788	7,418	3.700						

Notes:

- 1. The above is an extract of the detailed format of the quarter and half year ended 30th September, 2021 financial results filed with the stock exchanges under Regulation 33 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015. The full format of the financial results are available on the stock exchange websites (www.bseindia.com and www.nseindia.com) and on the Company's website (www.dfpcl.com).
- Previous period's figures have been reclassified / regrouped wherever necessary (refer the full financial results).
- The above Financial Results were reviewed by the Audit Committee and approved by the Board of Directors at their respective Meetings held on 11th November, 2021 and 12th November, 2021.

For and on behalf of the Board of Directors of Deepak Fertilisers And Petrochemicals Corporation Limited

Place: Pune Date: 12-11-2021

financialexp.epapr.in

S C MEHTA Chairman and Managing Director DIN: 00128204 Founded in 1979, Deepak Fertilisers and Petrochemicals Corporation Limited (DFPCL) is India's leading producer of Fertilisers and Industrial Chemicals

ROYAL INDIA CORPORATION LIMITED

CIN: L45400MH1984PLC032274 Regd. Off: 62, 6th Floor, C-Wing, Mittal Tower, Nariman Point, Mumbai - 400 021. Website: www.ricl.in, Email: info@ricl.in

EXTRACT OF STANDALONE UNAUDITED FINANCIAL RESULTS FOR THE QUARTER AND HALF-YEAR ENDED 30TH SEPTEMBER, 2021

Sr. No.	Particulars	0	Quarter Ende		Half yea	Previous Year Ended	
		30.09.2021	30.06.2021	30.09.2020	30.09.2021	30.09.2020	31.03.2021
		Unaudited	Unaudited	Unaudited	Unaudited	Unaudited	Audited
1.	Total income from Operations	76.54	10.29	97.21	86.83	106.56	244.17
2. 3.	Net Profit/ Loss before tax and exceptional items Net Profit/ Loss before tax after exceptional items	(316.85)	(315.77)	(266.78)	(632.62)	(551.18)	(1128.74)
4. 5.	Net Profit/Loss after Tax Total comprehensive income for the period	(316.85)	(315.77)	(266.78)	(632.62)	(551.18)	(1128.74)
6.	[comprising profit for the period (after Tax) and other comprehensive income (after tax)] Paid-up equity share capital	(316.85)	(315.77)	(266.78)	(632.62)	(551.18)	(1128.74)
7.	(Face value of Rs. 10/- each) Reserves (excluding Revaluation Reserve) as shown in the Audited Balance Sheet of the	2308.00	2308.00	2308.00	2308.00	2308.00	2308.00
	previous year	(3130.95)	(2498.33)	(1093.21)	(3130.95)	(1093.21)	(2498.33)
8.	Earnings per share of Face Value of Rs.10/-each (a) Basic (b) Diluted	(1.37) (1.37)	(1.37) (1.37)	(1.16) (1.16)	(2.74) (2.74)	(2.39) (2.39)	(3.35) (3.35)

1) The above is an extract of the detailed format of unaudited Financial Results for the guarter and half-year ended 30th September, 2021 filed with the Stock Exchanges under Regulation 33 of the SEBI (Listing and Other Disclosure Requirements) Regulations, 2015 approved by the Audit Committee and Board of Directors at their meeting held on 12th November, 2021 and the same was subjected to "Limited Review" by

2) The full format of the Unaudited Financial Results is available on the websites of the Stock Exchange www.bseindia.com and the Compan

By order of the Board Mr. Nitin Gujral

Place: Mumbai Date: 12.11.2021 (Managing Director) DIN: 08184605

AMINES & PLASTICIZERS LIMITED Reg. Office Add: Poal Enclave, C/o. Pranati Builders Pvt. Ltd., Principal J.B.Road, Chenikuthi, Guwahati - 781 003

Corp. Office Add: 'D' Building, 6th Floor, Shivsagar Estate, Dr. Annie Besant Road, Worli, Mumbai - 400 018 CIN: L24229AS1973PLC001446 ||email: legal@amines.com|| website: https://www.amines.com|| Tel. 022 62211000|| Fax: 022 24938162 Extract of the Standalone and Consolidated Unaudited Financial Results for the Quarter and Half Year ended 30th September, 2021 (Rs. in lakhs except EPS)

		Stand	alone		Consolidated				
PARTICULARS	Quarter	Quarter	Half Year	Year	Quarter	Quarter	Half Year	Year	
	ended	ended	ended	ended	ended	ended	ended	ended	
	30-Sep-21	30-Sep-20	30-Sep-21	31-Mar-21	30-Sep-21	30-Sep-20	30-Sep-21	31-Mar-2	
	Unaudited	Unaudited	Unaudited	Audited	Unaudited	Unaudited	Unaudited	Audited	
Total Income from operations	13,472.65	11,310.38	27,049.89	44,676.12	13,472.69	11,310.38	27,060.93	44,676.12	
Net Profit for the period (before Tax,									
Exceptional and /or Extraordinary items)	929.04	1,153.75	1,963.61	4,405.65	926.43	1,151.04	1,968.55	4,394.4	
Net Profit for the period before tax (after									
Exceptional and /or Extraordinary items)	929.04	1,153.75	1,963.61	4,405.65	926.43	1,151.04	1,968.55	4,394.4	
Net Profit for the period after tax (after									
Exceptional and/or Extraordinary items)	692.39	866.04	1,464.11	3,270.59	689.78	863.33	1,469.05	3,259.3	
Total Comprehensive Income for the									
period [Comprising Profit for the period									
(after tax) and Other Comprehensive									
Income (after tax)]	689.86	855.95	1,458.91	3,280.16	690.58	852.35	1,466.51	3,267.6	
Equity Share Capital (Paid-up)	1,100.40	1,100.40	1,100.40	1,100.40	1,100.40	1,100.40	1,100.40	1,100.4	
Reserves (excluding Revaluation									
Reserve) as shown in the Audited									
Balance Sheet of the previous year	-	-	-	13,027.16	-	-		12,975.3	
Earnings Per Share (Rs. 2/- each) (for									
continuing and discontinued operations) -									
a)Basic	1.26	1.57	2.66	5.94	1.25	1.57	2.67	5.9	
b)Diluted	1.26	1.57	2.66	5.94	1.25	1.57	2.67	5.9	

1 The above is the extract of the detailed format of the Unaudited Financial Results for the Quarter & Half Year ended 30th September, 2021 filed with the Stock Exchange under Regulation 33 of SEBI (Listing Obligation and Disclosure Requirements) Regulations, 2015 which have been reviewed and recommended by the Audit Committee and approved by the Board of Directors at their meeting held on 11th November,

2 The full format of above extract of the Unaudited Financial Results, together with the Limited Review of the Statutory Auditors are being filed separately with Stock Exchange. These documents are being made available on Company's website: www.amines.com and also

For Amines & Plasticizers Limited

Place: Mumbai Date: November 11, 2021,

on Stock exchange website: www.bseindia.com.

Hemant Kumar Ruia Chairman & Managing Director DIN: 00029410



CAMBRIDGE TECHNOLOGY ENTERPRISES LIMITED Read, Office: Unit No. 04-03, Level 4, Block 1, "Cyber Pearl", Hitec City, Madhapur, Hyderabad - 500081, TS, India. Phone: +91-040-40234400 Fax: +91-040-40234600

E-mail: investors@ctepl.com Website: www.ctepl.com CIN: L72200TG1999PLC030997

UNAUDITED CONSOLIDATED FINANCIAL RESULTS FOR THE QUARTER & HALF YEAR ENDED SEPTEMBER 30, 2021 (Rs. in Lakhs)

				(Ina. III Cani)
SI. No.	Particulars	Quarter Ended	Half - Year Ended	Quarter Ended
NO.		30-Sep-2021	30-Sep-2021	30-Sep-2020
1	Total income from operations (net)	2,784.93	5,268.75	2,207.20
2	Net Profit / (Loss) for the period (before Tax, Exceptional and/or Extraordinary items)	346.52	593.78	580.3
3	Net Profit / (Loss) for the period before tax (after Exceptional and/or Extraordinary items)	346.52	593.78	580.3
4	Net Profit / (Loss) for the period after tax (after Exceptional and/or Extraordinary items)	328.71	553.55	633.3
5	Total Comprehensive Income for the period [Comprising Profit / (Loss) for the period (after tax) and Other Comprehensive Income (after tax)]	331.56	652.19	490.8
6	Equity Share Capital	1963.10	1963.10	1963.1
7	Reserves (excluding Revaluation Reserve) as shown in the Audited Balance Sheet of the previous year			5244.0
8	Earnings Per Share (of Rs. 10/- each) (for continuing operations)			
	Basic - (in Rupees):	1.67	2.82	3.2
	Diluted - (in Rupees):	1.67	2.82	3.2

a) The above is an extract of the detailed format of Quarterly Financial Results for the period ended September 30, 2021 filed with the Stock Exchanges under Regulation 33 of the SEBI (Litting and Other Disclosure Requirements) Regulations, 2015. The full format of the said Quarterly Financial Results are available on the websites of the Stock Exchange(s) at www.bseindia.com and www.nseindia.com and the Company's website at www.ctepl.com.

b) Extract from the Standalone unaudited financial results:

Particulars Quarter Ended Half-Year Ended Quarter Ended 30-Sep-2021 30-Sep-2021 30-Sep-2020 Income from operations (net) 1075.41 2202.64 737.19 Profit/(Loss) before tax 103.85 248.82 (15.87)89.98 219.91 Profit/(Loss) after tax (10.40)Total comprehensive income for the period 218.28 11.39

for Cambridge Technology Enterprises Limited

Dharani Raghurama Swaroop Whole-Time Director (DIN: 00453250)

Date : November 11, 2021

Place: Hyderabad

EDWARD FOOD RESEARCH & ANALYSIS CENTRE LIMITED Registered Office: Synthesis Business Park, CBD/1, Unit 2C/B, 2nd Floor, Action Area II. Rajarhat, New Town, Kolkata-700157, West Bengal Phone: (033)-66333939, email: csefrac@efrac.org, website: www.efrac.org,

	Extract of Unaudited Financial Re		print publication and the second	grows of the strike the same of the strike t	Accomplisate Assessment Community Company (Assessment Company)	
SI No.	Particulars	Quarter ended 30 September 2021 (Unaudited)	Quarter ended 30 September 2020 (Unaudited)	Half Year ended 30 September 2021 (Unaudited)	Half Year ended 30 September 2020 (Unaudited)	Year ended 31 March 2021 (Audited)
1	Total Income from Operations	61,029.50	42,709.35	1,20,948.96	78,829.75	1,78,374.52
2	Net Profit / (Loss) for the period (before tax, Exceptional and/or Extraordinary items)	(11,291.06)	(19,994.58)	(23,050.19)	(42,907.36)	(79,641.65)
3	Net Profit / (Loss) for the period before tax (after Exceptional and/or Extraordinary items)	(11,572.68)	(20,060.60)	(23,331.81)	(42,973.38)	(79,548.13)
4	Net Profit / (Loss) for the period after tax (after Exceptional and/or Extraordinary items)	(11,572.68)	(20,060.60)	(23,331.81)	(42,973.38)	(79,548.13
5	Total Comprehensive Income / (Loss) for the period (comprising Profit/ (Loss) for the period (after tax) and other comprehensive income (after tax)}	(281.62)	(66.02)	(281.62)	(66.02)	93.52
6	Paid up Equity Share Capital	3,27,903.10	3,27,903.10	3,27,903.10	3,27,903.10	3,27,903.10
7	Reserves (excluding Revaluation Reserve)	(4,67,784.86)	(4,07,878.30)	(4,67,784.86)	(4,07,878.30)	(4,44,453.05
8	Securities Premium Account	69,390.07	69,390.07	69,390.07	69,390.07	69,390.07
9	Net worth	(1,39,881.76)	(79,975.20)	(1,39,881.76)	(79,975.20)	(1,16,549.95
10	Paid up Debt Capital/ Outstanding Debt	0.68	0.68	0.68	0.68	0.68
11	Outstanding Redeemable Preference Shares		5		5	3.5
12	Debt Equity Ratio * Debt equity ratio is not calculated as the total equity value is () negative.				•	
13	Earnings per share (of Rs. 100/- each) (after tax, exceptional and/or extraordinary items and not annualised):			2000		Vanada V
	1. Basic (Rs.)	(3.44)	(6.10)	(7.03)	(13.09)	(24.29
	2. Diluted (Rs.)	(3.44)	(6.10)	(7.03)	(13.09)	(24.29
	Capital Redemption Reserve		01-01			
	Debenture Redemption Reserve	*	J. 55			
1751	Debt Service Coverage Ratio	0.89	0.51	0.89	0.45	0.52
17	Interest Service Coverage Ratio	0.51	0.11	0.49	0.04	0.11

- 1. The above results for the guarter and half year ended September 30, 2021 have been reviewed by the Audit Committee and approved by the Board of Directors of the Company at their respective meetings, held on November 12, 2021.
- 2. The above is an extract of the detailed format of half year financial results filed with the Stock Exchange under Regulation 52 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015. The full format of the aforesaid Financial Results are available on the Stock
- Exchange website (www.bseindia.com) and on the Company's website (www.efrac.org). For other line items referred in the Regulation 52(4) of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015, the pertinent disclosures have been made to the BSE Limited

and can be accessed on www.bseindia.com. On behalf of the Board of Directors Edward Food Research & Analysis Centre Limited

CIN: U24100WB1921PLC004311

Place: Kolkata Date: 12th November, 2021

Dr. Balwinder Singh Bajwa CEO & Whole-time Director

Kolka PaN: 07210830



অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীৰ দ্বাৰা 'লোকপ্ৰজ্ঞাত নাৰী' শীৰ্ষক গ্ৰন্থ উন্মোচন

ভাৰতৰ আধ্যাত্মিক ইতিহাস আলোক সন্ধানৰ ইতিহাস ঃ দিগন্ত বিশ্ব শৰ্মা

নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত বক্তৃতানুষ্ঠান

দৈনন্দিন বাৰ্তাৰ সেৱা, আমগুৰি, ১২ নৱেম্বৰ ঃ ভাৰতৰ আধাান্বিক ইতিহাস আলোক সন্ধানৰ ইতিহাস —এই মন্তব্য কৰিছে বিশিষ্ট চিন্তাবিদ, অনুবাদক, ২০২০ বৰ্ষৰ সাহিত্য অকাজেমীৰ অনুবাদ বীটাপ্ৰাপক দিগন্ত বিশ্ব শৰ্মাহি। উল্লেখ্য যে আজি শিৱসাগৰ জিলাৰ ঐতিহ্যমন্তিত বৃহত্তৰ নামতি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ছহিদ পিয়লি ফুকন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে অংশ্লন্ডংগ কৰে দিগন্ত বিশ্ব শৰ্মাই। মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা মহাবিদ্যালয় সংগীত আৰু অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীৰ বন্ধিপ্ৰজ্বলনেৰে আৰম্ভ হোৱা উক্ত বকুতানুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড ঞ্চৰজ্যোতি নাথে। ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক তথা শিক্ষক গোটৰ সম্পাদক ড উমাকান্ড হাজৰিকাইখাঁত ধৰা অনুষ্ঠানটোত বন্দ্ৰা ক্ৰিন্তবিশ্ব শৰ্মাই অৰ্থিক্ ৰামকৃষ্ণ পৰমহংস, স্বামী বিকেকানন্দৰ দাৰ্শনিক চিন্তা'ৰ আঁত

ইউনিফর্ম বিতর্কই

জোকাৰিছে বৰমা মহাবিদ্যালয়

ন্যায় বিচাৰি

অসহায় এগৰাকী ছাত্ৰী

দৈনন্দিন বাৰ্তাৰ সেৱা, মুছলপুৰ,

১২ नरतम्ब : वाजा किलाव উচ্চ

শিক্ষাৰ আগশাৰীৰ শিক্ষানুষ্ঠান

বৰমা মহাবিদ্যালয়ৰ এগৰাকী

ছাত্ৰীয়ে ছাত্ৰৰ ইউনিফৰ্ম পিন্ধি

শেহতীয়াভাৱে মহাবিদ্যালয়

টোইদত এক উত্তেজনাৰ সন্থি হৈছে। জানিব পৰা মতে স্নাতক

তৃতীয় যান্মাসিকৰ ছাত্ৰী জুৰি দাসে আৰম্ভণিৰ পৰাই একাংশ শিক্ষকৰ

অনুমতি লৈ ল'ৰাৰ ইউনিফৰ্ম পিডি কলেজলৈ ক্ৰাছ কৰিবলৈ আহিছিল। কিন্তু আজি কিছুদিনৰ

পৰা ছাত্ৰীগৰাকীৰ ওপৰত চলিছে

মানসিক আৰু শাৰীৰিক নিৰ্যাতন। ক্লাছৰ পৰা হাতত ধৰি টানি বাহিৰ কৰি দিয়া, কলেজ চৌহদৰ পৰা

কৰিবলৈ নিদিয়া আদি ঘটনাৰ বাবে

ছাত্ৰীগৰাকী চৰম হতাশাত ভোগা

গতিয়াই বাহিৰ কৰি দি ক্লাছ

বুলি আজি ছাত্ৰীগৰাকীয়ে াংবাদিকৰ সন্মুখত নিজ মুখে অভিযোগ কৰে। মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ

সম্পাদক সৌৰাংচাৰ বড়োৱে

বলপূৰ্বক ছাত্ৰীজনীৰ ওপৰত হাৰাশাস্তি কৰা বুলি অভিযোগ কৰিছে। ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীয়ে অধ্যক্ষৰ ওচৰ চপাত ছাত্ৰীগৰাকীয়ে সদুত্তৰ নাপালে বুলি অভিযোগ কৰে। টাইকোৱাণ্ডো খেলৰ সৈতে জড়িত ছাত্ৰীগৰাকীয়ে ছাত্ৰীৰ ইউনিফৰ্ম নিবলৈ কিছু সময়ৰ প্ৰয়োজন বুলি কোৱাৰ পিছতো সকলো ছাত্ৰ-ছাত্ৰীৰ সন্মুখত অপদস্থ কৰাত মানসিকভাৱে ভাগি পৰা বুলি কয়। ইয়াৰোপৰি প্ৰায় দহদিন ধৰি জ্বত্ৰী গৰাকীক কলেজ চৌহদত সোমাবলৈ দিয়া নাই বলি অভিযোগ কৰে।এই

সন্দৰ্ভত একাংশ ছাত্ৰীয়ে দুৰ্ভগীয়া ছাত্ৰীগৰাকীৰ সপক্ষে মত প্ৰকাশ কৰি

ছাত্ৰীগৰাকীক অপদস্থ কিয় কৰা হ'ল

বুলিও প্রশ্ন করে। কেৱল সেয়াই নহয়,

চৰিদাৰ পিদ্ধি অহা একাংশ ছাত্ৰীৰ

চুৰ্ণী গুচাই চুৰিদাৰৰ ব্লেক পাইপি

চোৱা বুলিও অভিযোগ কৰে। এই সন্দৰ্ভত ছাত্ৰ একতা সভাৰ

সম্পাদকক সাংবাদিকে প্রশ্ন কৰাত শৃংখলাবদ্ধতা বজাই ৰখাৰ স্বাৰ্থত এই

াৱস্থা গ্ৰহণ কৰা বুলি দোহাৰি ছাত্ৰীগৰাকীক অপদস্থ কৰা বুলি উত্থাপিত অভিযোগ ভিত্তিহীন বুলি

কয়। তদুপৰি ছাত্ৰ একতা সভাৰ

সম্পাদক সৌৰাংচাৰ বড়োৱে কোনো ছাত্ৰীক চৰিদাৰৰ ডিজাইনৰ নামত

হাৰাশান্তি নকৰা বলিও মত প্ৰকাশ

মহাবিদ্যালয়ৰ নিয়ম অনুসৰি পিন্ধি

ছাত্ৰীগৰাকীয়ে কি কৰিব তাকে লৈ

বৰঙনি সংগ্ৰহ কৰা একাংশ স্থানীয় সংগঠনৰ ভূমিকাক লৈও এইক্ষেত্ৰত

বিভিন্ন প্রশ্ন উত্থাপন হৈছে।

উল্লেখযোগ্য যে বৰমা মহাবিদ্যালয়ত নামভর্তিৰ সময়ত

প্ৰশ্নৰ অৱতাৰণা হৈছে।

আহিব লাগিব বলিও জানিবলৈ দিয়ে। সম্প্ৰতি ন্যায় বিচাৰি অসহায়

কৰে।আনফালে অধ্যক্ষই ভাত্ৰীগৰাকীৰ ইউনিফৰ্ম

কলেজলৈ অহাক লৈ

ভ বিমান চক্ৰ বৰাই।

সভাৰ উপ-সভাপতি মুণালিনী দেৱীয়ে। মহাবিদ্যালয়ৰ প্ৰশাসনীয় সমিতিৰ সভাপতি তুলসী শেনচোৱাই বিশিষ্ট চিন্তাবিদ ৰামকৃষ্ণ প্ৰমহংস, অৰ্ববিদ আৰু স্বামী বিবেকানন্দৰ অনুৰাগী দিগন্ত বিশ্ব শৰ্মাৰ সংক্ষিপ্ত জীৱনপঞ্জী উন্মোচন কৰে। সভাৰ শেষত শলাগ জ্ঞাপন কৰে শিক্ষাতত্ত্ব বিভাগৰ অধ্যাপক

ধৰি বছ তাত্ত্বিক কথা আলোচনা কৰি ভাৰতীয় আধ্যাত্মিক চেতনাৰ ইতিহাসৰ আলোকপাত কৰে। তেওঁ ভাষণৰ প্ৰসংগত কয়— ভাৰতৰ আধ্যাদ্বিক ইতিহাস আলোক সন্ধানৰ ইতিহাস। সমগ্ৰ বিশ্ববাসীক আশ্চৰ্যচকিত কৰে। উত্তৰ গ্ৰুপদী যুগ পুৰাণ আৰু তন্ত্ৰৰ যুগ। এই যুগে আধ্যাদ্মিক চেতনাক গণ আন্দোলনত পৰিণত কৰিছে। আনহাতে সেই অনুষ্ঠানতে অসমীয়া বিভাগৰ অধ্যাপিকা ড° মৌচুমী ৰেথা খাউগুৰ 'লোকপ্ৰজ্ঞাত নাৰী'শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে অসম সাহিত্য

জাতি, মাটি আৰু দেশৰ সেৱাত

আমগুৰিত একেখন বিদ্যালয়ৰে ক'ভিডত আক্ৰান্ত শিক্ষাৰ্থী ২৪, শিক্ষক ৪, ছমহীয়া পৰীক্ষাক লৈ অচলাৱস্থা

দৈনন্দিন ৰাৰ্তাৰ সেৱা, আমগুৰি, ১২ নৱেম্বৰঃ ৰাজ্যত উল্লেখ্য যে কালি বিদ্যালয়খনত স্বাস্থ্য বিভাগৰ দ্বাৰা পুনৰ ক্ৰত হাৰত ক'ভিডৰ ভয়াৱহ সংক্ৰমণ হ'বলৈ আৰম্ভ কৰিছে। ৰাজ্যত শিক্ষানুষ্ঠানসমূহ যুলিবলৈ আৰম্ভ কৰাৰ সময়তে শিৱসাগৰ জিলাত শিক্ষানুষ্ঠানত ক'ভিডুৰ ভয়াৱহ সংক্রমণ হোৱাত শিক্ষক-অভিভাৱক, ছাত্র-ছাত্রী শংকিত হৈ উঠিছে। আজি শিৱসাগৰ জিলাৰ আমণ্ডৰি শিক্ষাখণ্ডৰ অধীনস্থ দিকচু উচ্চ মাধ্যমিক বিদ্যালয়ত ২২ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী আৰু ৪ (চাৰি) গৰাকী শিক্ষকৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰিছে । ক'ভিড পৰীক্ষা চলি থকাৰ মাজতে আজি একেখন বিদ্যালয়ৰ ২২ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী আৰু ৪ (চাৰি) গৰাকী শিক্ষকৰ দেহত ধৰা পৰাৰ পিছতে শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল শংকিত হৈ উঠিছে।এনে চিপ্তাজনক পৰিৱেশৰ বাবে আজি বিদ্যালয়খনত ক'ভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছিল। কালুগাঁও উপস্বাস্থ্য কেন্দ্ৰৰ দ্বাৰা আজি বিদ্যালয়খনত দশম শ্ৰেণীৰ ৯২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ক'ভিড পৰীক্ষা চলাই থকা হৈছে। ইতিমধ্যে সকলো গৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছতেই ২২ গৰাকী ছাত্ৰ ছাত্ৰীৰ দেহত ক'ভিডৰ সংক্ৰমণ ধৰা পৰিছে।


হেনিটাইজ কৰা হৈছিল আৰু তাৰ পাছত আজি ছাত্ৰ-ছাত্ৰীৰ তথা শিক্ষকৰ দেহত ক'ভিভ সংক্ৰমণ হোৱাৰ পাছত বিদ্যালয়খনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আনহাতে নামতিৰ আন কেইবাখনো বিদ্যালয়তো ছাত্ৰ-ছাত্ৰীৰ দেহত কভিড সংক্ৰমণ হোৱা বুলি তথা পোৱা গৈছে। আনহাতে নামতি চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়তো এগৰাকী শিক্ষয়িত্ৰীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰিছে। এনে অৱস্থাত উক্ত বিদ্যালয়খনতো ক'ভিডৰ সংক্ৰমণ হোৱাৰ আশংকা কৰিছে। আনহাতে কাইলৈৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত ছমহীয়া পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এনে ভয়াবহ পৰিস্থিতিত বিদ্যালয় কৰ্তৃপক্ষ বিমোৰত পৰিছে। ইতিমধ্যে পৰীক্ষা সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই উচ্চ পৰ্যায়ৰ বিষয়াৰ লগত যোগাযোগ অব্যাহত ৰাখিছে যদিও পৰীক্ষা অনষ্ঠিত কৰাত বিপাছত পৰিছে বিদ্যালয় কৰ্তৃপক্ষ প্ৰায় দুটাকৈ বছৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাবৰ্ষ অপচয় হোৱাৰ পাছত পনৰ ক'ভিডৰ দ্ৰুত সংক্ৰমণে অভিভাৱক তথা শিক্ষক শিক্ষয়িত্ৰীৰ মাজত চিন্তাজনক পৰিৱেশৰ সৃষ্টি হৈছে।

দুনী সাহিত্য সভা ভৱনত পাঠ চক্ৰ অনুষ্ঠান

দৈনন্দিন বাৰ্তাৰ সেৱা, নামখলা, ১২ নৱেম্বৰ ঃ দুনী শাখা সাহিত্য সভাৰ এখন পাঠ চক্র অনুষ্ঠান অনুষ্ঠিত হয়। দুনী সাহিত্য ভ্রনত অনুষ্ঠিত এই অনুষ্ঠান সঞ্চালনা কৰে শাখাৰ সভাপতি কৰুণাকাত ভট্টাচাইই। পাঠ চক্র উদ্বোধন কৰে

শান্তিপুখুৰী হাই মাদ্ৰাছাৰ অৱসৰী অধীক্ষক হৰেশ ডেকাই। অনুষ্ঠানত অসম সাহিত্য সভাৰ ৰামধেনু উপ-সমিতিৰ উপ-সভাপতি কৰুণাকান্ত শৰ্মা, জিলাৰ প্ৰাণ ৰছিমী ছিম্ছেখিকছ লিমিটেড , মাছলাপিৰ নগৰ মিলন পথ আৰ্ছি বৰুৱা বোচ, গুৱাহানি-৭৮১ ০২৪

বিষয়ববীয়া ফশীধৰ ৰাজবংশী, ড গীতিকা চহৰীয়াকে ধৰি আন বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পাঠ চক্রত মহেন্দ্র নাথ শর্মা আদ্য প্রসাদ শর্মা, বুদ্ধিবাম ডেকা, দীপ্তি ডেকা বাজবংশী, করুণাকান্ত শর্মা, জগল্লাথ শইকীয়া, প্রতিভা দেবী, ধর্মেশ্বৰী দেবী, বিমলা কলিতা, লোকেশ্বৰ নাথ, ড গীতিকা চহৰীয়া, বিজয় শংকৰ নাথ কৰণাকান্ত ভট্টাচাৰ্যকে ধৰি আন কেইবাগৰাকী সাহিত্য সেবীয়ে স্বচিত কবিতা, গল্প, প্ৰবন্ধ, ৰস-ৰ্বাচত কাৰতা, গল্প, চাৰক, ৰস-ৰচনা আদি পাঠ কৰে। শাখাৰ সম্পাদক দিলীপ ডেকাই আগবঢ়োৱা শলাগৰ শৰাইৰে কাৰ্যসূচীৰ সামৰণি পৰে।



GNRC

বিনামলীয়া এম্বলেঞ্চ সেৱাৰ বাবে (18003450011



শিল্পগ্ৰামত উত্তৰ-পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰই प्रारमाञ्चन कवा डाईरतन कानচार्रवन का मृशवाकीव नृष्ण পৰিৱেশনৰ ছবি

৩০.০৯.২০২১ ত সমাপ্ত আন-অডিটেড কনচলিডেটেড বিত্তীয় ফলাফলসমূহৰ বিৱৰণ 912/00 e/ (গোৰচান) পূৰ্বে এক্স আৰ্টটনেলী আহিট্যৰ মাৰু কৰ e/ (গোৰচান) কৰৰ পূৰ্বে অনান্য কাৰ্যবিদীৰ পৰা (408/64) 48520) (440.48) 2,259.30 ঠ অন্যান্য সামগ্ৰীক আয় উক্ত সময়ৰ বাবে (468,04) (20235) (22/12) (3,454.22 লয় দিলা ইকুইটা ক্ষেত্ৰৰ কোপটেল (প্ৰকিটো মূল্য ১০/- দি ধ) ভাইলোটেড ইপিনা

জ্বপাৰাক্ত তথ্যসমূহ ৩০ চেপ্টেম্বৰ ২০২১ ত সমাপ্ত মৈনাসিক মান-অভিটোৱ টেগ্ৰাংগাৰ বিভীয় সাগাসসসমূহক সবিদেৰ বিৱৰ উৰু এয়েছাত টেনি এনকা ছিলান বেড়াকোন ২০১২ ৰ বিগি-৩০ ব অধীনক কাখিন কৰা কন্যাৰ্কা। উক্ত ৩০ চেপ্টেম্বৰ, ২০২১ সমান্ত্ৰাবাৰ্কিক অনুষ্ঠানটোক সম্পূৰ্ণ বিভাগ ফলাকাসমূহ ই-কলম্ব আছে কোম্পেনীন বেলাইকৈ www.pragbosimi.com আৰু উৰু এয়োগ্ৰন বেলাইকৈ www.bscindia.com ত

প্রাগ বছিনী ছিছেদিক লিমিটেডৰ হৈ স্বা/- ৰোহিত পি দোশী সম্বালক, ডিআইএন ৫ ০০৪২৪৯৯৬

केनरा बैंक Canara Bank 🕰 E firthisc Syndicate

দখল জাননী

ছান ঃ মুম্বাই তাৰিখ ১১-১১-২০২১

আঞ্চলিক কার্যালয়, গুৱাহাটী স্থান সম্প্রতির বাবে) স্থানর সম্প্রতির বাবে) বিপরীতে, লখনা বোড, গুৱাহাটী, পিন-৭৮১০০৪, অসম হতু, বিতীয় সম্পদৰ প্ৰতিভূতিকৰণ আৰু পুননিৰ্মাণ আৰু প্ৰতিভূতি স্বাৰ্থৰ কাৰ্যকৰীকৰণ আইন, ২০০২ (২০০২ৰ আইন এ৪)ৰ অধীনত আৰু প্ৰতিভূতি স্বাৰ্থৰ (কাৰ্যকৰীকৰণ) আইন ১২ৰ ১০(২২) অনুসন্ধানৰ অধীনত ৰুলত পাঁচ, তেওঁৰ তপৰত প্ৰদল্ভ কাৰতা প্ৰয়োগ কৰি নিম্নৰাক্ষৰকাৰী কানাড়া বেংকৰ অনুমোদিত বিষয়া হিচাপে ঋণী,জামিনদাৰ/বন্ধকানতাসকলব ই জাননীসমূহত উল্লেখ কৰা ধনৰাশি উক্ত জাননী লাভ কৰা তাৰিখৰ পৰা ৬০ দিনৰ ভিতৰত পৰিশোধ কৰিবলৈ আহ্বান জনাই দাবী জাননী জাৰি কৰিছিল। একাউণ্টসমূহৰ বিৱৰণ

আইনৰ ধাৰা ১৩(৪)ৰ লগতে প্ৰতিভূতি স্বাৰ্থৰ (কাৰ্যকৰীকৰণ) বিধি, ২০০২ৰ ৰুল ৮ আৰু ৯ পঢ়ি ইয়াৰ অধীনত প্ৰদন্ত ক্ষমতা প্ৰয়োগ কৰি তেওঁলোকৰ নামৰ বিপৰীতে তলত উল্লে

ণ তাৰিখে সম্পত্তিসমূহৰ দখল সাব্যস্ত কৰে। শহকৈ স্কণী/জামিনদাৰসকলক আৰু সদস্য

শষকৈ জগী,জানিনদাৰসকলৰ আৰু সাধাৰণভাৱে ৰাইজক নিম্নউদ্ধেখিত সম্পত্তিসমূহৰ লেন দেন কাৰ্যকলাপত জড়িত নহ'বলৈ ইয়াৰ দ্বাৰাই সকীয়াই দিয়া হ'ল আৰু উত্ত তে যিকোনো লেনদেন কেৱল কানাভা বেংকৰ সংশ্লিষ্ট শাখাৰ সৈতে তলত উল্লেখ কৰা ধনৰ পৰিমাণ আৰু তাৰ ওপৰত সুদ আৰু খৰচ আদায় দিয়াৰ চৰ্ততহে হ'ব। ফেইছী (SARFAESI) আইনৰ ১০ (৮) অনুচ্ছেদৰ ব্যৱস্থা সতে সুৰক্ষিত সম্পতিসমূহ উপলভা সময়ৰ ভিতৰত উদ্ধাৰ কৰাৰ বাবে কণীৰ দৃষ্টি আকৰ্ষণ কৰা হ'ল।

ক) ঋণী/জামিনদাৰ/ বন্ধকদাতা সকলৰ নাম খ) শাখাৰ নাম	দাবী জাননীৰ তাৰিখ মতে দায়বদ্ধতা	ক) দাবী জানমীৰ তাৰিখ ব) প্ৰতীকী দবলৰ তাৰিখ	বেংকৰ সৈতে বন্ধকী থকা সম্পত্তিৰ বিৱৰণ
(ক) শ্ৰী জিয়াকদ্দিন আহসেদ (খ) বিজয়নগৰ	২৬,৮৬,১০২.৯৪ টকা (ছাজিছ লাখ ছিয়াশী হাজাৰ এশ বক্ৰিছ টকা আৰু চৌৰায়কৈ পইছা মাত্ৰ) আৰু তাৰ ওপৰত সুদ আৰু খৰচ।		জিয়াঞ্চদিন আহনেদৰ নামত (বিক্ৰীসনিল মতে) গাঁও ভাহালী সৌজা ৰামণুৰ, জিলা কামৰুপ, অসমৰ তে, পি. পৃদ্ধীন বং ওবৰ সাংলা সং ৭০০ ৰে আছিল ০ ২ ½, বিষ্টা আৰু আধা গোলা পিনাপৰ নামি আৰু দাগা বং ৭০০ ৰে আছলা সং ৭০০ ৰে আছলা ১ ২ ½, বিষ্টা আৰু আগা বং ৭০০ ৰে আছলা ১ ৭০ কিছাৰ এই ১ ৯ বছলা ১ বছলা
(ক) সেচার্চ চেনিটেবী হার্ডরেব ষ্টোব, স্বত্বাধিকাবী: শ্রী অজয় বাহদুব সিং (খ) দিছপুব ॥ গুৱাহাটী	১৪,৬১,১১৪.৪৫ টকা (হৈধ্য লাব এবচি হাজাৰ এপ চৈধ্য টকা আৰু গঞ্চলিছ গইছা মাত্ৰ) আৰু তাৰ ওপৰত সুদ আৰু বৰচ।	#) 08/86/2025	হী অজয় বাহনুৰ সিংব নামত কামৰূপ(ম) জিলাৰ বেলতলা মৌজাৰ অধীনৰ ৰাজহ গাঁও নিছ পুৰৰ ছে, দি, পাঁট্ৰানং এং, ১৯(পুৰণী) / ১৯(বহুনা)ৰ শালাৰ ম. ২০০, ১৯(পুৰণী) / ১৮৯১ নিজুলাৰ আছিল এক কঠা এলেচ গৰিবাদৰ মাৰ্চি টি আৱালিক তথা বানিজ্ঞিক বিন্ধিতৰ এক মহলাত বন্ধা ১০১১ কৰা কুটি বি, ১৮৯৮ নিজ কিছিল কথা বানিজ্ঞিক বিন্ধিতৰ এক মহলাত বন্ধা ১০১১ কৰা কুটি বি, ১৮৯৮ নামাৰ্চি আৰু আছিল কৰা কিছিল কথা নামাৰ্চি কৰা কৰা কিছিল কৰা
তাৰিখঃ ১২/১১/২০২ঃ	, স্থান ঃ গুৱাহাটী	7.1.	অনুমোদিত বিষয়া, কানাড়া বেংক

केनरा बैंक कानाज़ा दिश्क 📣 বিক্রী জাননী A lintered foliocols

ই-নিগাম বিক্ৰী জাননী, স্থাবৰ সম্পত্তিৰ কাৰণে, স্কৃটিৰাইচন এত বি-কনষ্ট্ৰাকচন অৱ ফাইনেজিয়েল আচেটছ এত এনত চন্দেই অৱ ছিকিউৰিটী ইণ্টাৰেষ্ট এই-২০০২, পঢ়ি উঠি কলছ-৮(৬) ছিকিউৰিটী ইণ্টাৰেষ্ট (এনফ'চনেস্ট) কলছ-২০০২ অনুসৰি।

ভাদনীৰ ভৰিয়তে সাধাৰণ ৰহিকত আৰু লগতে বিশেষভাৱে খণ লগত। আৰু গ্ৰেৰেণ্টাৰক অৱগত কৰা হ'ল যে ভলত উল্লেখ কৰা ছাৰুৰ সম্পত্তি অভয়েখন ভিৰিন্ত ক্লিডিছ, দা কন্ত্ৰীকটিভ/দাবীৰিক পৰিনৰ্পত, যিটো প্ৰযোজ হয়, কৰ্তৃত্বশীল বিষয়া কানাড়া বেংকৰ, বিজ্ঞী হ'ল 'য'ত আছে' আৰু 'ভিৰুত্বত' আছে' ভিৰিন্ত ১৫.১২.২০১১ অনুসৰি কানাড়া বেংকৰ ঋণ লগতে আৰু গাবেণ্টাৰৰ বাবে উল্লেখ কৰা হ'ল।
আন্তেই মনী (ইন্মাটি) ক্লমা দিব লাগিব ১১.১২.২০১১ তাৰিখৰ বা পূৰ্বে বিয়লি ৪.০০ বছলত। নিলাম হ'ব "অনলাইন ই-নিলাম"
পাত্ৰিকে http://indianbankscauction.com আধায়েক।
তাৰিখ আৰু নিলামৰ সময় ১৯.২১.২০১১, ১১.২১.২০১ তাৰিখৰ বা ৩,০০ বজালৈ।
ভাবিখ আৰু নিলামৰ সময় ১৯.২১.২০১১, ১১.২১.২০১ আৰু পৰ ০.১০০ বজালৈ।
ভাবিখ আৰু নিলামৰ সময় ১৯.২১.২০১১, ১১.১১.২০১ আৰু পৰা ০.১০০ বজালৈ।
ভাবিখ আৰু নিলামৰ সময় ১৯.২১.২০১১, ১১.১১.২০১১

#1 表	 ক) নাম আৰু ঠিকনা ছিকিয়াৰ্ছ ক্ৰেডিটৰ / শাখা খ) ৰুণ সভাঁতা / গেৰেণ্টাৰৰ নাম 	স্থাৱৰ সম্পত্তিৰ বিহৰণ	ক) মূঠ জনাদায় (টকা) গ) সংৰক্ষিত দাম (টকা) গ) ইএমভি (টকা) গ) ইনজিংমণ্ট এমভিণ্ট (টকা)
>1	ক) কানাড়া বেংক নগাঁও শাখ্য, ভিআইপি বোড, ইমিনপাটী, হৈছিলান মান্টেন কাৰত, নগাঁও, কামম-৭৮২০০১ খা ঋণ লওকা / তেনেশ্যাৰ সুচিৱা দেৱা খেটাবাট	ছুনিন পৰিনাগ ০ (বি)-০ (বেগ)- ১৫ (এগা), আবৰি আছে পঞ্জী ম: ১-১৯, দাগ ন: ০-১২, অবস্থিত আছে উভাছলি পোড হানকাগী ৩, কিয়াম টাউন, মৌজা-টাউন, অভাহ চাৰ্কোল সপন, নামাছ আছে শ্ৰীমানী সুচিবা নোবী পোডাবটা আৰু চাৰিলীনা হ'ল । উভাবে- শাকৰ লাল কাৰ্যদীয়া, দন্দিশে- চীজাৰ্যলি বোড, পূবে। এছেন্ত্ৰ পেটাবাটিল ছুমি, পশ্চিয়ে- সুবেশ আৰু সুনীল গেটাবাটিন ছুমি।	ক) মৃত্তী অনাদায় । ১৬,৪৭০,৭১০ সম্প্ৰেম্ব আৰু আনানা বায়। ব) সংক্ষিত মূলাঃ ৭৮,৪৬ লাখ। ব) ইএমতি। ৭,৮৬ লাখ। মৃত্তী আনাতি বি ১,০০,০০০/- টকা।
*+	ক) কানাড়া বোকে নগাঁভ শাখা, ভি শাইপি লোড, ছীজানপটি, ক্ৰেডিয়াম থানিপী কালত, নগাঁও, আমুহ-৭৮২০০১ ব) বণ সংগ্ৰাট (গ্ৰেপটাৰ সুবেশ কুমৰ পেটাবাট	ভূমিন পরিমাণ ০ (মি)-১ (কে)- ৭ (মচ, আর্বনি আছে পট্টামা- ১০৮২, ১০৮৭, ৬৪৬, ১৯২৪ গাগ না -৩২২, ৩২৬, ৩২৬, ৩২২ আর্বছিছ আছে হামকলাল, নিয়ন্দ নিটান, বিটান, বিটান, লাকছ চার্কোন-সাল, চিলা- নাগাঁও। নামক আছে স্থীসুকো পুরাম (প্রতিরো আক এই সম্পদ্ধত চারিসাম হ'ল। ছবিক্ পুরাম (প্রতিরো আক এই সম্পদ্ধত চারিসাম হ'ল। ছবিক শাকক বাদ প্রভাবীয়াল ভূমি, পরিক্তে- নিয়োল তেনিবালি ভূমি আন চিকালনি ব্যেষ্ঠ। পুরাম - চুটিবা প্রেরী খোনবালি দুর্মি আক সুকো বুলান প্রতিরাধিন বাসপুর, পরিক্তম-বিয়োল থেনার আন আনালব ভূমি।	ক) মুঠ অনাদায় ঃ ১,১৬,০৬,৪৪৫,৯৩ টকা। লগতে মৃত আৰু ভাগেন বায়। ৬) সংবাদিৰ মুখ্য ১০০ সাথ। গ) ইনামিটেঃ ১০০ সাথ। থ) ইনামিটেনটি এমাউ গট ৫ ১,০০,০০০,০০ টকা।
91	ক) কন্যায় বোকানসাঁও শাখা, বিজ্ঞাইনি বোড, শ্বীষ্টানপত্নী, ষ্টেডিয়াম মাকেটৰ কাষত, নগাঁও, অসম- ১৮২০০১ ৰ) খল লাওঁতা / চোকোটাৰ কামন কুন্ত বৰ্জা	ভূমি আৰু বিশ্বিত্তৰ পৰিমাণ হ ০১ বিখা-০১ কটা-০৮ সেচা। আবলি আছে পঢ়ি মাং- ১৫, পান মাং- ২০০, আৰ্বন্ধিত আছে গঢ়ি- মাহৰেল, বিচাম-মাহৰেল খাক মৌলা: দিকচহৰ, ৰাজহ চত্ৰ- নাজ্য, ভিগা। ঃ নাগািও। নামাহ আছে প্ৰীকানক কুন্ত বলা আৰু চাৰিসীনা হ'ল। উত্তৰে- মাহৰোল গাঁও বাজ্য, দিক্ষণে- এন বাগৰ ভূমি, পাত- নিজীপ বলাৰ ভূমি আৰু পশ্চিম্ম মুক্তিট ভূমি।	ক) মুঠ অনাদায় : ৪,৫২,৭৮৩,৩৬ টকা (লগতে সূত আৰু অনান বায়। প) সংবিজত মূলা : ২৬,৮৪ লাখ। প) ইমজি : ২,৬৮ লাখ। ম) ইনজি চমণ্ট এমাত ণ্ট : ৫০,০০০/- টকা।

কাৰিখ ৷ ১১.১১.২০২১, স্থান ঃ নগীং

এমিনেছ & প্লাস্টিছাইজার্ছ লিমিটেড

		: 0	DENIE .		re-pi-rooder				
Stary	্যানাগিক সমান্তি লা এটেউম্বর ৯ ট	হৈমানিক নানাড় কা (মাপ্টেক্ড ১০	क्षतीय ज्यांच १३ (इट्टॉप्स १३	स्वत् वस्ति । १, स्ट्रियः) च्यादितः	DENTITY NATE: THE CONTRACTOR	ইল্মান্ড গুলান্ত্র বল (মুক্তেম্বর এক	মন্দ্রীয় সমাধ ২০ (মান্ট্রীছেড ২১	পাট্য ন্যান্ ৪১ মার্চ ২২ অনুস্তান	
্ৰদ্ৰমেন পৰা মুই আয়	30,893,60	33,039,00	84,083.1/8	88.050.54	29.833.69	33,639.69	27,000.20	86,090.33	
मान्त्रीय कार्याम् । इन्हें भारतम मूर्ग गांद (काल मूर्ग, ब्राह्मणा) मा मान्त्री स अवद्री	2013.48	3,366,96	3,300.63	8.890.94	314.60	5.343.08	3.5W 00	8.056.88	
त्रित सम्बद्ध को नाद कार जून (स्थित अञ्चनकार स्थान न अग्री प्रतिकृति पश्चिम)	243.04	3,546.76	3,300.05	8.800.01	344.85	3,343,148	2.249.00	1.510.00	
টক সময়ৰ মুট বাহি কৰা পিছত (পিছত একেটড়েল কাড) ব নহয়ী অভিনেট অইটেন্ড)	894.69	195.08	3.698.53	0.190.49	443-44	200.00	3.893.04	6.44a.6v	
ক্ৰিক্ত সময়ৰ মুট দাৰ্মবিক বাচ (মামস্ক উচ্চ সময়ৰ কাৰ্য্য চলক পিছত) আৰু সন্মান মান্তিক আৰু কৰৰ লিছক)।	993.59	ves.ws	5.889/a5	6,650,550	900.00	141.00	3.8W4.03	5,000,00	
উত্তিটি সেয়াৰ বেলপুটিল (প্ৰতিয় সংল)	5,349.69	3,500.80	3,500,80	3,500,80	3,500.84	9,500,80	3,500,80	3,346,84	
शतकामपुर (शतकिक कृत्य भूतासार विद्यान) कृति वर्षत व्यक्ति इत्युक्तकरिक प्रदास कर्मा बन्दर									
প্রতিটা (ৰাগল যায়। ২ টনা প্রতিটা) (বাধবাইক থকে চবারবাইক ্রাম্যান্য বাঢ়ে)	12	×	11	\$0,029,5%	22	1.1	×	\$4,990,06	
e) prine	5.89	3.44	9,9%	0.54	5.40	3.01	1.9%	0.24	
र संदेशका	3.49	3.45	9,99	9.50	3.40	3.09	2.05	0.94	

সংশাল প্ৰধাসমূহ টোৰ (দিনীঃ মন্ত্ৰিপেন এণ্ড ডিব্ৰুজন বিৰুদ্ধান্ত নিৰ্মাণ কৰে। ২০১ৰ ৰ প্ৰথমেনত ৩০ৰ মন্ত্ৰীনত গোৱা ১১ নৰেৰৰ, ২০২১ ড ক্ষুডিত (জলকৰ মন্ত্ৰীন বৈঠকত অনুমোন অনাজ্য আৰু আঁটা কমিটিৰ আৰু ক্ষমিকৰ কৰাৰ লিছত টক প্ৰোপ্তৰ পৰিল কৰা কথা মন্ত্ৰ-আঁটটো বিবীয়া কালকৰ সন্তিহক। ১০ পৰত উল্লেখন কৰা মান আডিটিৰ বিবীয়া কালকালমূৰক সংস্পূৰ্ণ কালমূহ, লগতে মডিকৰ বাৰা শীমিকভালে কুমিকাৰ কৰাৰ লিছত, টিক এক্সেড প্ৰথমিক কৰিব লগে ডিক্ত ভাগস্বৰ লোক্সনীৰ কেন্সামীটা **www.smines.com** আৰু টক এলোকৰ কেন্সামী **www.besinds.com** যা স্পূৰ্ণকৈ উপৰুদ্ধ আৰু

স্থান : মুখাই তাৰিখ ৷ ১১ নৱেম্বৰ ২০২১

ওৱাৰেন টি লিমিটেড পঞ্জীয়ন কাৰ্যালয় ঃ দেওহালি টি ইস্টেট

পি অ'ঃ হুগ্রীজান, জিলা তিনিচুকীয়া, অসম-৭৮৬ ৬০১

ফান ঃ +৯১ ৯৫৩১০ ৪৫০৯৮, চিছাইএন ঃ এল ০১১৩২ এএছ ১৯৭৭ পিএলচি ০০১৭০৬, ই-মেইল ঃ corporate@warrentea.com,বেৰছটি ৩০ ছেপ্টেম্বৰ ২০২১ ত সমাপ্ত ত্ৰৈমাসিক আৰু ছমহীয়া আন-অডিটেড

স্টেণ্ডালোন আৰু কনচলিডেটেড বিত্তীয় ফলাফলসমূহৰ বিৱৰণ বছৰৰ সমাস্থিত ৩০-০৯-২০২১ দেনৰ পৰা মুঠ আয় Repair 2000 উক্ত সময়তে মুঠ লাভ কৰৰ পূৰ্বে 888 888 টভ সময়ত মুঠ লাভ কৰৰ পিছত 888 Shirs 804 SEL 5520 ছক্ত সময়ৰ মুঠ সামগ্ৰীক আয় (মুঠ লাভসহ উক্ত সময়ৰ (কৰৰ পিছত গ্লাক অন্যান্য সামগ্ৰিক অয় (কৰৰ পিছত)) \$206 বৈটটি শ্বেয়াৰ কেপিটেল 2224 5534 5534 প্ৰতিটো কোনাৰৰ পৰা আয় (১০/-টকা মূলা/প্ৰতিটো) বচিক আৰু ভায়লোটেড আয় (টকাৰ হিচাপত 26.03

লাচন ৩৩ ৰ অধীনত হোৱা ৩ পোসমূহ চিকিউৰিটিছ এণ্ড এক্সচেঞ্ছ ব'ড' অব ইতিয়া (লিঙ্কিং অচিপেচন এণ্ড ডিব্ৰুকান কিবুৰায়োৰমেনাছ) বিধি, ২০১৫ ং ায়। আন অভিটেড ঠেণ্ডালোন আৰু বনচলিতেটেড বিত্তীয় ফলাফলসমূহৰ বিৱৰণ, স্কৰ্ম এক্সচেঞ্ছত দাখিল কৰা অনু

বিৰুষ্ণসহ সম্পূৰ্ণকৈ উপলব্ধ আছে ষ্টক এক্সছেন্ত্ৰৰ বেবছটি (www.bseindia.com আৰু www.cse-india.com) আৰু কোম্পানীৰ বেবছটিত ১২ নৱেম্বৰ, ২০২১

Zoom-In

Zoom-Out